



THE ASSAM GAZETTE

অসাধাৰণ

EXTRAORDINARY

প্ৰাপ্ত কৰ্তৃত্বৰ দ্বাৰা প্ৰকাশিত

PUBLISHED BY THE AUTHORITY

নং 501 দিশপুৰ, মঙ্গলবাৰ, 15 জুলাই, 2025, 24 আশাৰ, 1947 (শক)

No. 501 Dispur, Tuesday, 15th July, 2025, 24th Ashadha, 1947 (S. E.)

GOVERNMENT OF ASSAM

ORDERS BY THE GOVERNOR

FINANCE (TAXATION) DEPARTMENT

NOTIFICATION

The 14th July, 2025

cCF No.654225/143.- WHEREAS the bell-metal industry of Assam is in the handicraft sector and the objects made are mostly used in domestic and religious purposes and this tradition is believed to have started ages back and the craftsmen still prepare the objects manually adhering to the age old technique by implementing the old tools required for burning and shaping the metal. Further, historically, this craft form dates back to the 7th century AD. In the Assamese society the bell-metal utensils occupy an important place in the life and economy of the people and this technology involved in making the objects is traditional and simple;

WHEREAS modern tools and technology has not yet touched the lives of the artisans and they still adhere to primitive tools and equipment in bell-metal production and a major problem faced by the industry is the supply of raw materials which is usually purchased from the middleman and abundantly available cheaper objects made with aluminium, plastic etc, are slowly engulfing the entire cottage industry market which is a threat faced by the craftsmen of Bell Metal Industry;

WHEREAS severe financial hardship is faced by indigenous Bell Metal Industries in Assam and earlier in the VAT regime such indigenous products were exempted from payment of tax but there is no such state based provision under the Assam Goods and Services Tax Act, 2017 to exempt payment of tax liability. As per the provisions of the Goods and Services Tax Act, 2017 (hereinafter referred to as the "GST Act") any exemption from tax liability is made with the approval of the GST Council where the matter relates to the nation in general. It may be mentioned that GST is a nation based tax with the principle of "One Nation One Tax" having two components, one is being Central Goods and Services Tax and another being State Goods and Services (hereinafter referred to as the "CGST" and "SGST" respectively). GST is a system based tax under which there is a single common return and payment for CGST and SGST. Hence the State is not empowered to grant any tax exemption;

AND WHEREAS given the heritage and cultural importance and to give relief to financial hardship faced by Bell Metal industries, it is necessary to provide special assistance to such manufacturer.

Now therefore, the Governor of Assam is hereby pleased to notify the Assam Goods and Services Tax (Reimbursement for Indigenous Bell Metal Industries) Scheme, 2025 (hereinafter referred to as the Scheme), for granting SGST reimbursement to the eligible manufacturers, in the manner hereinafter appearing, namely: -

- | | |
|--|--|
| Short title, commencement and applicability | <p>1. (1) This Scheme may be called the Assam Goods and Services Tax (Reimbursement for Indigenous Bell Metal Industries) Scheme, 2025.</p> <p>(2) This Scheme shall come into force on the date of their publication in the Official Gazette.</p> <p>(3) It shall be applicable to the eligible manufacturers holding valid GSTIN who are engaged in the manufacture and sale of indigenously produced Bell Metal Items.</p> |
| Scope of operation | <p>2. This Reimbursement Scheme shall be limited to the tax which accrues in cash to the State Government under the Assam Goods and Services Tax Act, 2017 and shall be for a period of 10 years from the first date of the month for which such reimbursement is allowed.</p> |
| Separate GST registration for availing reimbursement | <p>3. A manufacturer of the Indigenous Bell Metal Goods who is entitled to reimbursement under this Scheme shall be considered as a different business vertical and shall take separate registration under the Assam Goods and Services Tax Act, 2017, for ensuring maintaining of proper records of the total amount of tax incentive available, the total amount of State tax reimbursable, the amount of State tax reimbursed under this Scheme with the specified proportion of such reimbursement for every month and for every financial year on consolidated basis.</p> |
| Determination of the amount reimbursable | <p>4. The manufacturer who makes intra-state supplies of indigenous bell metal product shall be entitled to reimbursement of 100% of State Goods and Services Tax paid by them through debit in the electronic cash ledger account maintained by them in terms of sub-section (1) of section 49 of the Assam Goods and Services Tax Act, 2017 after utilisation of the entire input tax credit of the State Tax (SGST) and Integrated Tax (IGST) available to the manufacturers for any tax period.</p> |
| Particulars of Certificate of Entitlement on the invoice and addition of suffix 'EX' in invoice number | <p>5. (1) An eligible unit under this SGST Reimbursement Scheme shall clearly mention the date of his or her Entitlement i.e. the date of publication of this Notification in case of existing GSTIN in addition to his or her GSTIN in every invoice issued to the recipient and in other cases the effective date of registration.</p> <p>(2) Every invoice issued by such Industries under this SGST Reimbursement Scheme shall also invariably bear in bold letter "EX" as a suffix at the end of invoice number which shall be deemed to be an integral part of the invoice number for the purpose of uploading the same on GSTN common portal.</p> |
| Blocked input tax credit on inter-State supplies | <p>6. A registered supplier other than a unit availing tax reimbursement under this Scheme, who supplies goods in the course of inter-State trade or commerce taxable under the Integrated Goods and Services Tax Act, 2017, shall not be entitled to avail the input tax</p> |

credit on inward supply of goods for utilising the same for payment of IGST if the goods so supplied by him are manufactured by a unit eligible under this Reimbursement Scheme and the proportionate amount of input tax credit, if any, would lapse. Such registered supplier supplying goods manufactured by an eligible unit shall maintain legible records of intra-State supplies and inter-State supplies of such goods.

Furnishing of one-time information

7. (1) A manufacturer of the indigenous bell metal goods while applying for SGST reimbursement for the first time under this Scheme, shall furnish information in the format annexed at **Annexure-1** together with the following documents to the concerned Deputy Commissioner of State Tax or the Assistant Commissioner of State Tax, as the case may be: -
 - (i) Certificate of Registration (GSTIN of the State);
 - (ii) Bank details of the manufacturer;
 - (iii) An affidavit-cum-indemnity bond, in the format annexed at **Annexure-2**.
- (2) After getting the information in **Annexure-1**, the concerned Deputy Commissioner of State Tax or the Assistant Commissioner of State Tax, as the case may be, shall verify the details and thereafter issue an Entitlement Certificate as per **Annexure-3**, if the particulars found are to be in order.

Procedure for application for SGST reimbursement

8. (1) The manufacturer of the goods shall file an application in the format annexed at **Annexure-4** for reimbursement of the State tax (SGST) paid in cash, other than the amount of tax paid by utilization of input tax credit, to the jurisdictional Deputy Commissioner of State Tax or the Assistant Commissioner of State Tax, as the case may be. The due date for filing such application shall be thirty days from the due date of payment of tax under the Assam Goods and Services Tax Act, 2017, if such tax is paid within the due date or within thirty days of the payment, if such payment is made after due date, relating to the month to which the claim relates:

Provided that if the manufacturer is prevented by sufficient cause from filing the application for reimbursement of the State tax within aforesaid period of thirty days, the manufacturer may furnish such application within a further period of thirty days along with the application for succeeding month:

Provided also that the Principal Commissioner of State Tax may extend such period by a further period of three hundred and sixty-five days on application by the manufacturer:

Provided further that the Tax Reimbursement Committee or State Level Tax Reimbursement Committee as the case may be, may exonerate any further delay, if the Committee considers so to do, on application by the manufacturer.

- (2) The application for SGST reimbursement shall be made by the manufacturer of the goods only after the payment of State tax (SGST) has been made for the month to which the

claim relates, in cash after utilization of input tax credit, if any and after filing the relevant return.

- (3) The manufacturer of the goods claiming reimbursement of State tax (SGST) shall furnish an annual statement in **Annexure- 5** duly certified by a registered Chartered Accountant within three months of the succeeding financial year:

Provided that where the amount of SGST to be reimbursed to the manufacturer of the goods exceeds fifty lakh rupees for a month, the manufacturer shall also furnish the statement in **Annexure- 5** for that month along with the application for SGST reimbursement.

Manner of
reimbursement

9. (1) The jurisdictional Deputy Commissioner of State Tax or the Assistant Commissioner of State Tax, as the case may be, shall scrutinize the entitlement to the claim of SGST reimbursement and shall verify such claim with reference to return submitted by the manufacturer, electronic cash ledger and challans of payment of State tax on the GSTN common portal and that whether the bank account details given in the application for SGST reimbursement match with the bank details furnished by the manufacturer on the GST portal. On being satisfied in all respect, the jurisdictional Deputy Commissioner of State Tax or the Assistant Commissioner of State Tax, as the case may be, shall, within 7 (seven) days of the receipt of the application for reimbursement of SGST, send his or her recommendations to the jurisdictional Joint Commissioner of State Tax with his or her specific recommendations.
- (2) The Joint Commissioner of State Tax shall examine thoroughly the reimbursement proposal and on being satisfied, forward the same to the Principal Commissioner of State Tax with his or her specific recommendations within 7 (seven) days of the receipt of the SGST reimbursement proposal by him or her.
- (3) (i) All such SGST reimbursement proposals received from the Joint Commissioner of State Tax by the Office of the Principal Commissioner of State Tax during a period shall be placed before a Tax Reimbursement Committee to be notified by the Principal Commissioner of State Tax consisting of the following members, namely: -

(a)	Principal Commissioner of State Tax	Chairperson
(b)	Director, Finance (Budget) Department or his representative	Member
(c)	Special or Additional Commissioner of State Tax	Member
(d)	Senior Special or Additional Commissioner of State Tax	Member Secretary

- (ii) All such SGST reimbursement proposals exceeding Rs.50,00,000.00 (Rupees fifty lakhs) only for a month received from the Joint Commissioner of State Tax by the Office of the Principal Commissioner of State Tax during a period shall be placed before a State Level Tax Reimbursement Committee to be notified by the Finance (Taxation) Department consisting of the following members, namely: -

(a)	Senior most Secretary, Finance Department	Chairperson
(b)	Commissioner and Secretary, Finance (Taxation) Department	Member
(c)	Principal Commissioner of State Tax	Member
(d)	Director, Finance (Budget) Department or his representative	Member
(e)	Special or Additional Commissioner of State Tax	Member
(f)	Senior Special or Additional Commissioner of State Tax	Member Secretary

- (4) Every quarter, the Tax Reimbursement Committee or State Level Tax Reimbursement Committee, as the case may be, shall examine the reimbursement proposals placed before it and on being satisfied shall make recommendations for sanctioning the reimbursements.
- (5) Based on the recommendations of the Tax Reimbursement Committee or State Level Tax Reimbursement Committee, the Principal Commissioner of State Tax, within 15 (fifteen) days of such recommendations, shall pass an order sanctioning the SGST reimbursement and shall issue refund advice electronically in the format annexed at **Annexure-6** directly to the Cyber Treasury, Dispur with an intimation to the Office of the jurisdictional Deputy Commissioner of State Tax or Assistant Commissioner of State Tax and to the concerned manufacturer. The Principal Commissioner of State Tax may issue a single consolidated sanction order covering number of eligible manufacturers for a particular period.
- (6) The SGST reimbursement shall be made from the concerned head of account "2040-00-001-4844-_____" (i.e. major head: "2040-Taxes on sales, trade, etc., sub-major head: "00", minor head "001", sub-head: "4844-Reimbursement of Assam State GST", and sub-sub head: "_____-Reimbursement of Assam State GST under the "SGST Reimbursement Scheme for Indigenous Bell Metal Industries of Assam, 2025"

- (7) On the basis of such refund advice, the Treasury Officer shall, invariably within three working days of the receipt of refund advice, transfer electronically the sanctioned amount of SGST reimbursement directly to the bank accounts of the manufacturer, indicated in the refund advice.
- (8) The Treasury Officer shall, on receipt of the scroll from the bank or otherwise, forthwith send a payment advice list to the Principal Commissioner of State Tax.
- (9) Reimbursement amount under this Scheme shall be worked out on monthly basis for which claims shall be filed on a monthly basis.
- (10) The jurisdictional Deputy Commissioner of State Tax or Assistant Commissioner of State Tax of every unit office shall maintain detail records of the SGST reimbursement granted to each manufacturer and submit a monthly statement to the Principal Commissioner of State Tax giving the details of SGST reimbursement sanctioned by him or her.
- (11) The Principal Commissioner of State Tax or the Deputy Commissioner of State Tax or the Assistant Commissioner of State Tax, as the case may be, may call for additional information to verify the correctness of various factors e.g. Labour payment, inputs, consumption or supply of electricity, and decide on the basis of the same, if the quantum of supply have been correctly declared.
- (12) Notwithstanding anything contained in this para, the Finance (Taxation) Department, may, by an order, simplify the procedure of SGST reimbursement to ensure that the SGST reimbursement is made within a reasonable time frame.

Audit assessment and special audit

10. (1) The Principal Commissioner of State Tax shall, after sanctioning the reimbursement, allot the eligible manufacturers for audit assessment selected on the basis of the risk parameters to the proper officer, as deemed fit, in order to verify actual production, supply, input tax credit claimed, payment of State Tax (SGST) and correctness of the SGST reimbursement claimed.
- (2) The Principal Commissioner of State Tax may, after sanctioning the reimbursement, also order for special audit by the Chartered Accountant for units selected based on the risk parameters identified by him in order to verify correctness of actual production, supply and valuation thereof, input tax credit claimed, State tax paid and SGST reimbursement claimed.

Budgetary provision and placing adequate fund at the disposal of Principal Commissioner of State Tax

11. The Finance Department shall keep a budgetary allocation for the first year in which this Scheme comes into force and thereafter every year, the Finance Department shall keep a budgetary allocation of an amount which is equivalent to one hundred and fifteen percent of the amount of SGST reimbursed during the previous financial year. Such budgetary allocation shall be placed at the disposal of the Principal Commissioner of State Tax. In case such budgetary provision falls short, further amount shall be allocated through supplementary demand.

Termination of
benefit under this
scheme for violation
of or non-compliance
of the conditions

12. (1) Under this Scheme, the benefit of reimbursement shall be granted to a unit, which fulfils all eligibility conditions in terms of this Scheme to enable the unit to enjoy the benefit of tax exemption in terms of this Scheme.
- (2) For violation of any condition of eligibility in reference to which the benefit has been granted to an unit as per the provisions of this Scheme or if it is found at any time after reimbursement of SGST paid to an unit that the information furnished by it on any of the conditions, which had led to the issue of the reimbursement to the unit is false or it is found that such benefit was obtained by fraud or misrepresentation or suppression of facts or failure on the part of the Industry or the Unit to comply with any condition or to furnish any information as required by the concerned Deputy Commissioner of State Tax or Assistant Commissioner of State Tax with regard to the implementation of this Scheme, the competent authority which had reimbursed the amount shall entail the termination of such benefit after giving an opportunity of hearing to the Industry against such termination.

In the event of any such termination, the competent authority shall intimate the fact of such termination forthwith to the concerned eligible unit and the Principal Commissioner of Tax and the concerned Deputy Commissioner of State Tax or Assistant Commissioner of State Tax. On receipt of such intimation, the Principal Commissioner of State Tax or the Deputy Commissioner of State Tax or Assistant Commissioner of State Tax shall cancel further reimbursement proposal to that unit.

- (3) If a unit to which such reimbursement has been granted under this Reimbursement Scheme closes down or reaches the time limit, the unit shall report in writing within fourteen days from the date of such eventuality to the jurisdictional Deputy Commissioner of State Tax or Assistant Commissioner of State Tax. For any lapse or violation on the part of the unit, it shall be liable for all penal actions under the provisions of the Assam Goods and Services Tax Act, 2017 and other laws in force.
- (4) Any unit which is found on investigation to over-state its production or supply or make any mis-declaration to claim reimbursement shall be made ineligible for the residual period and be liable to recovery of excess reimbursement paid. Activity relating to concealment of input tax credit, purchase of inputs from unregistered suppliers (unless specifically exempt from GST registration) or routing of third party production or other activities aimed at enhancing the amount of reimbursement by mis-declaration would be treated as fraudulent activity and, without prejudice to any other action under law may invite denial of benefit under this Reimbursement Scheme ab-initio.

Repayment by
claimant or recovery
and dispute resolution

13. (1) The reimbursement of SGST allowed shall be subject to the conditions specified under this Scheme and in case of contravention of any provision of the same, the reimbursement shall be deemed to have never been allowed and any inadmissible amount reimbursed for any period under this Scheme shall be recovered along with a simple interest at the rate of 18% per annum thereon. In case of recovery or voluntary adjustment of excess payment, repayment, recovery or return, interest shall also be paid by unit at the rate of 18% per annum calculated from the date of reimbursement till the date of repayment, recovery or return.
- (2) Where any amount under this Scheme is availed by wrong declaration of particulars, necessary action shall be initiated and concluded in the individual case by the jurisdictional Deputy Commissioner of State Tax or Assistant Commissioner of State Tax, as the case may be.
- (3) In case of blacklisting of the manufacturer the amount of SGST already reimbursed to such manufacturer shall be recovered from him or her and shall be deposited in the appropriate heads of accounts of SGST in consultation with the tax department.

Procedure for
recovery

14. (1) Where any amount is recoverable from a unit, the jurisdictional Deputy Commissioner of State Tax or Assistant Commissioner of State Tax, as the case may be, shall issue a demand note to the manufacturer
- (i) intimating the amount recoverable from the manufacturer and the date from which interest thereon is due; and
- (ii) directing the manufacturer to deposit the full sum within 30 days of the issue of the demand note in the appropriate head of account and submit proof of deposit.
- (2) Where the amount is not paid by the beneficiary within the time specified as above, action for recovery shall be taken in terms of the affidavit –cum- indemnity bond submitted by the applicant at the time of submission of the application, in addition to other modes of recovery
- (3) Where any amount of SGST reimbursement and or interest remains due from the manufacturer, based on the demand note, as mentioned above, the Deputy Commissioner of State Tax or the Assistant Commissioner of State Tax, as the case may be, shall, after the lapse of 60 days from the date of issue of the said demand note take required legal action and send a certificate specifying the amount due from the manufacturer to the concerned Deputy Commissioner of the district to recover that amount, as if it were arrears of land revenue.

Saving clause

15. Upon cessation of this Scheme, the unpaid claims shall be settled in accordance with the provisions of the said Scheme while the recovery and dispute resolution mechanisms shall continue to be in force.

Power to remove
difficulties

16. (1) If any difficulty arises in giving effect to the provisions of the Scheme, the Principal Commissioner of State Tax may, by an order, make such provisions, as appear to it to be necessary or expedient for removing the difficulty.
- (2) In order to ensure smooth implementation of this Reimbursement Scheme, the Principal Commissioner of State Tax may, with approval of the Finance (Taxation) Department, by an order, published in the Official Gazette, prescribe additional format or Annexure and the time and manner of furnishing the same to the specified authority or modify the existing format or Annexure.
- (3) In the matter of interpretation of Scheme, the decision of the Government in the Finance (Taxation) Department shall be final and binding

VIRENDRA MITTAL,

Commissioner & Secretary to the Government of Assam,
Finance (Taxation) Department.

ANNEXURE-1**AGST (REIMBURSEMENT FOR INDIGENOUS BELL METAL INDUSTRIES)
SCHEME, 2025****INFORMATION/ PARTICULARS TO BE FURNISHED FOR THE FIRST TIME****[Para-7(1) and 7(2)]**

1. Name of the manufacturer :
2. Office address with telephone no. (if any) :
3. Constitution of the manufacturer :
(please specify whether Proprietorial/ Partnership/
Private Limited/Limited Company/ Co-operative Society)
4. Name (s) of the Proprietor/Partners/Directors
/Authorized signatory :
5. Registration No. under the Assam GST Act, 2017 :
with details of jurisdictional unit office :

6. Bank details (as furnished to the GST portal)

Bank Account No. :
 Name of the Bank :
 Bank account type :
 Name of the account holder :
 Address of the bank branch :
 IFSC Code :
 MICR :

Declaration

I/We hereby solemnly declare that the information furnished in this Annexure for claiming the SGST reimbursement are correct and true to the best of my/our knowledge and belief.

Date: _____

Signatures of the
 proprietor/partner/director/ authorized
 signatory

Place: _____

Name: _____

Status: _____

ANNEXURE-2**AGST (REIMBURSEMENT FOR INDIGENOUS BELL METAL INDUSTRIES)
SCHEME, 2025****AFFIDAVIT – CUM – INDEMNITY BOND****[Para-7(1)(iii)]**

I / We Shri _____ S/o _____ (add names) in my/our capacity of _____ (designation) of _____ (manufacturer) (hereinafter called the Indemnifier), GSTIN _____ hereby solemnly affirm and declare for and on behalf of _____ (manufacturer) that I am/ our company is eligible for SGST reimbursement under the "Assam Goods and Services Tax (Reimbursement for Indigenous Bell Metal Industries) Scheme, 2025" and supplying goods, on payment of GST under the Assam Goods and Services Tax Act, 2017 and my/our claim shall not include any other activity being carried out under the same GSTIN and I/we shall not claim any SGST reimbursement in respect of goods not manufactured by us.

I /We further affirm and declare that I/we shall claim reimbursement of SGST paid through debit in the cash ledger account after utilization of the input tax credit of the State tax and Integrated tax available until the amount of such SGST reimbursement.

I /We further affirm and declare that reimbursement of SGST which is not due as per the conditions of the Reimbursement Scheme shall not be claimed by me/us and where any mis-declaration is detected, the amount paid by the Government shall be paid back by me/us with interest as per rate prescribed in the Assam Goods and Services Tax Act, 2017.

I/We solemnly affirm and declare that whatever is stated above is true to the best of my / our knowledge and record. I/We further undertake to keep the Government of Assam harmless and indemnified against and all form of revenue loss which may occur (might have occurred) due to the above submission made by me / us and pay to the Government such amount on demand and without demur.

DATE	:	NAME	:
PLACE	:	SIGNATURE	:
ADDRESS	:	DESIGNATION	:

Note:

1. This indemnity bond shall be submitted on Rs.150/- Stamp Paper.
2. The bond is required to notarised.
3. Proprietors /Partners / Directors / Authorised Signatory has to sign the bond along with their name and residential address. In case the bond is signed by authorized signatory, copy of power of attorney in favour of authorized signatory needs to be enclosed.

ANNEXURE-3**AGST (REIMBURSEMENT FOR INDIGENOUS BELL METAL INDUSTRIES)****SCHEME, 2025****CERTIFICATE OF ENTITLEMENT**

[Para-7(2)]

Entitlement Certificate No. _____

Date: _____

This is to certify that the Unit in the name and style of _____ situated at _____ (main place of the Unit) and possessing GSTIN _____ under the Assam Goods and Services Tax Act, 2017 is entitled for reimbursement of State tax in accordance with the provisions of the Assam Goods and Services Tax (Reimbursement for Indigenous Bell Metal Industries) Scheme, 2025.

The Unit is entitled for reimbursement of State tax within the period from _____ to _____ in respect of its business activity/intra-state supplies of finished products namely: - _____

This certificate is valid from _____ to _____

Signature of the Deputy Commissioner of State Tax/
Assistant Commissioner of State Tax

ANNEXURE-4
AGST (REIMBURSEMENT FOR INDIGENOUS BELL METAL INDUSTRIES)
SCHEME, 2025

APPLICATION FOR REIMBURSEMENT

[Para-8(1)]

1. Name and address of the manufacturer claiming the refund :
2. Legal Name :
3. Trade Name, if any :
4. Registration Number (GSTIN) :
5. Entitlement Certificate No. :
6. Tax period for which SGST reimbursement is claimed :
7. Amount already paid together with challan no. and date of payment :
8. The amount of SGST reimbursement claimed :
9. Details of output tax, tax credit availed & balance tax paid in cash etc. and SGST reimbursement claimed :

SGST output tax payable	Rs.	
IGST input tax credit utilized	Rs.	
SGST input tax credit utilized	Rs.	
SGST payable	Rs.	
SGST paid	Rs.	
Ineligible claim	Rs.	
Tax Reimbursement claimed	Rs.	

10. Bank details (as furnished to the GST portal)
 - Bank Account No. :
 - Name of the Bank :
 - Bank account type :
 - Name of the account holder :
 - Address of the bank branch :
 - IFSC Code :
 - MICR :
11. Applicable GST Rate :
12. Cumulative SGST reimbursement already availed up to the end of the previous month before filing this claim for reimbursement :

VERIFICATION

I/We hereby declare that the particulars given herein are correct and true to the best of my/our knowledge and belief and I/we hereby apply for SGST reimbursement under the "Assam Goods and Services Tax (Reimbursement for Indigenous Bell Metal Industries) Scheme, 2025" after complying with the terms and conditions of the said Scheme.

I/We further undertake to indemnify the Government of Assam for any revenue loss which may occur (might have occurred) due to incorrect SGST reimbursement.

I /We further affirm and declare that no amount of SGST reimbursement which is not due as per the conditions of the Reimbursement Scheme shall be claimed by me/us and where any mis-declaration is detected, the amount paid by the Government shall be paid back by me/us with interest as per rate specified in the said notification.

Date: _____

Signatures of the proprietor/partner/director/
authorized signatory

Place: _____

Name _____

Status _____

ANEXURE-5**AGST (REIMBURSEMENT FOR INDIGENOUS BELL METAL INDUSTRIES)****SCHEME, 2025****CERTIFICATE FROM THE REGISTERED CHARTERED ACCOUNTANT****[Para-8(3)]**

I/We hereby certify that M/s..... (name of the manufacturer) bearing Entitlement Certificate No..... and GSTIN..... has manufactured Indigenous Bell Metal goods and made supply of the same.

I/We certify that the manufacturer is entitled to SGST reimbursement of Rs..... for the month of.....

SGST Output tax payable (in Rs.)	ITC Claimed			TDS	Net SGST Payable (in Rs.)	Ineligible amount (in Rs.)	SGST reimbursement claimed (in Rs.)	Remarks
	SGST (in Rs.)	IGST (in Rs.)	Total (in Rs.)					
1	2	3	4	5	6	7	8	9

I/We have checked the books of accounts including all bills, vouchers, money receipts, invoices and certify that the aforesaid information are verified and are true. I/We also certify that all the aforesaid items have been duly paid for and no outstanding against those is there in the books of the manufacturer.

Date :

Signature of the Chartered Accountant

Place:

Registration No.

ANNEXURE-6
AGST (REIMBURSEMENT FOR INDIGENOUS BELL METAL INDUSTRIES)
SCHEME, 2025
REFUND ADVICE

[Para 9(5)]

REFUND VOUCHER COUNTERFOIL	REFUND VOUCHER (To be presented within one month of the issue)
Book No.	Book No.
Voucher No.	Voucher No.
Number and date of sanction order:	Number and date of sanction order:
Refund payable to:	To
GSTIN :	The Treasury Officer.....
Amount of Refund:	The Agent, State Bank of India.....
SGST amount deposited against which refund is claimed	SGST amount deposited against which refund is claimed
	1. Certified that a refund of Rs. is due to: having GSTIN in respect of the return period ending
	2. Certified that the State tax concerning which the refund is given has been credited in the Treasury.
Initials of Principal Commissioner of State Tax/ Deputy Commissioner of State Tax/ Assistant Commissioner of State Tax, as the case may be	3. Certified that no refund order, regarding the sum now in question has previously been granted and this order of refund has been entered in the original file under my signature.
	4. Please pay to the sum of Rs. [Rupees (in words)] on account of the above refund, whose bank details are given below: Name of Bank : Name of branch : Account type : Account No. : IFSC Code :
Treasury	Seal: Date: Place: Initials of Principal Commissioner of State Tax/ Deputy Commissioner of State Tax/ Assistant Commissioner of State Tax, as the case may be

Date of encashment	Received payment	Pay rupees only _____	
	Claimant's signature	Treasury/Sub-Treasury Officer Agent or Manager	
	Examined Accountant		

অসম চৰকাৰ
ৰাজ্যপালৰ আদেশ মৰ্মে
বিত্ত (কৰাৰোপণ) বিভাগ
জনতা ভৱন, দিছপুৰ, গুৱাহাটী-৬
বিজ্ঞপ্তি
দিনাংক ১৪ জুলাই, ২০২৫

ইচিএফ নং ৬৫৪২২৫/১৪৩.- যিহেতু অসমৰ কাঁহ উদ্যোগ হস্তশিল্প খণ্ডৰ অন্তৰ্গত আৰু প্ৰস্তুত কৰা সামগ্ৰীবোৰত বেছিভাগ ঘৰুৱা আৰু ধৰ্মীয় উদ্দেশ্যত ব্যৱহাৰ কৰা হয়; আৰু এই পৰম্পৰা বহু বছৰ পূৰ্বে আৰম্ভ হৈছিল বুলি বিশ্বাস কৰা হয় তথা শিল্পীসকলে এতিয়াও ধাতু স্কলোৱা আৰু আকৃতি দিয়াৰ বাবে প্ৰয়োজনীয় পুৰণি সঁজুলি প্ৰয়োগ কৰি যুগ যুগৰ পুৰণি কৌশল অনুসৰণ কৰি সামগ্ৰীবোৰ হাতেৰে প্ৰস্তুত কৰে ; তদুপৰি, ঐতিহাসিকভাৱে, এই শিল্পকলাৰ ৰূপটো খ্ৰীষ্টীয় ৭ম শতিকাৰ। অসমীয়া সমাজত কাঁহৰ বাচনবোৰে জনসাধাৰণৰ জীৱন আৰু অৰ্থনীতিত এক গুৰুত্বপূৰ্ণ স্থান দখল কৰে আৰু বস্তুবোৰ প্ৰস্তুত কৰাৰ সৈতে জড়িত এই প্ৰযুক্তি পৰম্পৰাগত আৰু সৰল।

যিহেতু আধুনিক সঁজুলি আৰু প্ৰযুক্তিয়ে এতিয়াও শিল্পীসকলৰ জীৱনক স্পৰ্শ কৰা নাই ; আৰু তেওঁলোকে এতিয়াও কাঁহ উৎপাদনত আওপুৰণি সঁজুলি আৰু যন্ত্ৰপাতি ব্যৱহাৰ কৰে আৰু উদ্যোগটোৱে সন্মুখীন হোৱা এটা ডাঙৰ সমস্যা হ'ল কেঁচা সামগ্ৰীৰ যোগান যি সাধাৰণতে মধ্যভোগীৰ পৰা ক্ৰয় কৰা হয় আৰু এলুমিনিয়াম, প্লাষ্টিক ইত্যাদিৰে তৈয়াৰ কৰা প্ৰচুৰ পৰিমাণে উপলব্ধ সস্তীয়া বস্তুবোৰে লাহে লাহে সমগ্ৰ কুটিৰ উদ্যোগৰ বজাৰক আৱৰি লৈছে যি কাঁহ উদ্যোগৰ শিল্পীসকলে সন্মুখীন হোৱা এক ভাবুকি;

যিহেতু অসমৰ থলুৱা কাঁহ উদ্যোগ সমূহে তীব্ৰ বিত্তীয় সমস্যাৰ সন্মুখীন হৈছে আৰু পূৰ্বে ভেট ব্যৱস্থাত এনে থলুৱা সামগ্ৰীসমূহক কৰ পৰিশোধৰ পৰা ৰেহাই দিয়া হৈছিল ; কিন্তু অসম সামগ্ৰী আৰু সেৱা কৰ আইন, ২০১৭ৰ অধীনত কৰ পৰিশোধৰ পৰা ৰেহাইৰ বাবে এনে কোনো ৰাজ্যিক ভিত্তিক ব্যৱস্থা নাই। সামগ্ৰী আৰু সেৱা কৰ আইন, ২০১৭ (ইয়াৰ পিছত "জিএছটি আইন" বুলি উল্লেখ কৰা হৈছে) ৰ ব্যৱস্থা অনুসৰি কৰ দায়বদ্ধতাৰ পৰা যিকোনো ৰেহাই জিএছটি পৰিষদৰ অনুমোদনৰ সৈতে কৰা হয় য'ত বিষয়টো সাধাৰণতে ৰাষ্ট্ৰৰ সৈতে সম্পৰ্কিত। এইটো উল্লেখ কৰিব পাৰি যে জিএছটি হৈছে "এক ৰাষ্ট্ৰ এক কৰ" নীতিৰ সৈতে এখন ৰাষ্ট্ৰ ভিত্তিক কৰ, যাৰ দুটা উপাদান আছে, এটা হৈছে কেন্দ্ৰীয় সামগ্ৰী আৰু সেৱা কৰ আৰু আনটো হৈছে ৰাজ্যিক সামগ্ৰী আৰু সেৱা (ইয়াৰ পিছত ইয়াক ক্ৰমে "চিজিএছটি" আৰু "এছজিএছটি" বুলি কোৱা হয়)। জি. এছ. টি. হৈছে এক প্ৰণালী ভিত্তিক কৰ যাৰ অধীনত চি. জি. এছ. টি. আৰু এছ. জি. এছ. টি.-ৰ বাবে একক সাধাৰণ ৰিটাৰ্ণ আৰু পৰিশোধ আছে। সেয়েহে ৰাজ্যৰ কোনো ধৰণৰ কৰ ৰেহাই প্ৰদান কৰাৰ ক্ষমতা নাই।

আৰু যিহেতু ঐতিহ্য আৰু সাংস্কৃতিক গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি কাঁহ উদ্যোগসমূহে সন্মুখীন হোৱা আৰ্থিক অসুবিধাসমূহৰ পৰা মুক্তি পাবলৈ এনে উৎপাদনকাৰীসকলক বিশেষ সহায় আগবঢ়োৱাটো প্ৰয়োজনীয়।

এতিয়া সেয়েহে, অসমৰ ৰাজ্যপালে ইয়াৰ পিছত ইয়াত প্ৰকাশ পোৱা ধৰণে যোগ্য উৎপাদনকাৰীসকলক এছজিএছটি প্ৰতিদান প্ৰদানৰ বাবে অসম সামগ্ৰী আৰু সেৱা কৰ স্থানীয় কাঁহ উদ্যোগসমূহৰ বাবে পৰিশোধযোগ্যতা) আঁচনি, ২০২৫ (ইয়াৰ পিছত আঁচনি হিচাপে উল্লেখ কৰা হৈছে) জাননী জাৰি কৰিছে, অৰ্থাৎ:-

সংক্ষিপ্ত শিৰোনাম,
আৰম্ভণি আৰু
প্ৰয়োগযোগ্যতা

1. (1) এই আঁচনিখনক অসম সামগ্ৰী আৰু সেৱা কৰ (থলুৱা কাঁহ উদ্যোগৰ বাবে পৰিশোধযোগ্যতা) আঁচনি, ২০২৫ বুলি উল্লেখ হ'ব।
- (2) এই আঁচনিখন চৰকাৰী গেজেটত প্ৰকাশ হোৱাৰ তাৰিখৰ পৰা কাৰ্যকৰী হ'ব।
- (3) বেধ জি. এছ. টি. আই. এন. থকা স্বদেশীভাৱে উৎপাদিত কাঁহ সামগ্ৰীৰ উৎপাদন আৰু বিক্ৰীৰ সৈতে জড়িত যোগ্য প্ৰস্তুতকাৰীসকলৰ ক্ষেত্ৰত ই প্ৰযোজ্য হ'ব।

- কাৰ্য্যকলাপৰ পৰিসৰ 2. এই পৰিশোধযোগ্যতা আঁচনিখন অসম সামগ্ৰী আৰু সেৱা কৰ আইন, ২০১৭ৰ অধীনত ৰাজ্য চৰকাৰক নগদ ধনেৰে আহৰণ কৰা কৰত সীমাবদ্ধ হ'ব আৰু মাহটোৰ প্ৰথম তাৰিখৰ পৰা ১০ বছৰৰ বাবে হ'ব য'ৰ বাবে এনে পৰিশোধযোগ্যতাৰ অনুমতি দিয়া হৈছে।
- প্ৰতিদান লাভৰ বাবে পৃথক জি. এছ. টি. পঞ্জীয়ন 3. এই আঁচনিৰ অধীনত প্ৰতিদানৰ অধিকাৰ থকা থলুৱা কাঁহ সামগ্ৰীৰ নিৰ্মাতাক এক পৃথক ব্যৱসায়িক ক্ষেত্ৰ হিচাপে গণ্য কৰা হ'ব আৰু অসম সামগ্ৰী আৰু সেৱা কৰ আইন, ২০১৭-ৰ অধীনত পৃথক পঞ্জীয়ন কৰিব লাগিব, যাতে উপলব্ধ কৰ ইনচেন্টিভৰ মুঠ পৰিমাণ, ৰাজ্যিক কৰ প্ৰতিদানৰ মুঠ পৰিমাণ, প্ৰতি মাহৰ বাবে আৰু একত্ৰিত ভিত্তিত প্ৰতিটো বিত্তীয় বৰ্ষৰ বাবে এনে প্ৰতিদানৰ নিৰ্দিষ্ট অনুপাতৰ সৈতে এই আঁচনিৰ অধীনত প্ৰতিদান কৰা ৰাজ্যিক কৰৰ পৰিমাণৰ সঠিক ৰেকৰ্ড বজাই ৰখাটো নিশ্চিত কৰিব পাৰি।
- পৰিশোধযোগ্য পৰিমাণ নিৰ্ধাৰণ কৰা। 4. থলুৱা কাঁহ সামগ্ৰীৰ আন্তঃৰাজ্যিক যোগান ধৰা নিৰ্মাতাসকলে যিকোনো কৰ সময়সীমাৰ বাবে নিৰ্মাতাসকলক উপলব্ধ ৰাজ্যিক কৰ (এছজিএছটি) আৰু একত্ৰিত কৰ (আইজিএছটি) ৰ সম্পূৰ্ণ ইনপুট কৰ ক্রেডিট ব্যৱহাৰ কৰাৰ পিছত অসম সামগ্ৰী আৰু সেৱা কৰ আইন, ২০১৭-ৰ ধাৰা 49-ৰ উপধাৰা (1) অনুসৰি তেওঁলোকৰ দ্বাৰা ৰক্ষণাবেক্ষণ কৰা ইলেক্ট্ৰনিক কেছ লেজাৰ একাউন্টত ডেবিটৰ জৰিয়তে তেওঁলোকে পৰিশোধ কৰা ৰাজ্যিক সামগ্ৰী আৰু সেৱা কৰৰ ১০০% পৰিশোধ কৰাৰ অধিকাৰ থাকিব।
- চালানৰ ওপৰত অধিকাৰৰ প্ৰমাণপত্ৰৰ বিৱৰণ আৰু চালান নম্বৰ -ত 'ইএক্স' প্ৰতিশব্দ যোগ কৰা। 5. (1) এই এছ. জি. এছ. টি. ৰ পৰিশোধ আঁচনিৰ অধীনত এটা যোগ্য ইউনিট গ্ৰহণকাৰীক জাৰী কৰা প্ৰতিটো চালানত তেওঁৰ জি. এছ. টি. আই. এন.-ৰ উপৰিও তেওঁৰ অধিকাৰৰ তাৰিখ অৰ্থাৎ বিদ্যমান জি. এছ. টি. আই. এন.-ৰ ক্ষেত্ৰত এই অধিসূচনা প্ৰকাশৰ তাৰিখ আৰু অন্যান্য ক্ষেত্ৰত পঞ্জীয়নৰ কাৰ্য্যকৰী তাৰিখ স্পষ্টভাৱে উল্লেখ কৰিব।
(2) এই এছ. জি. এছ. টি. ৰ পৰিশোধ আঁচনিৰ অধীনত এনে উদ্যোগ সমূহে জাৰী কৰা প্ৰতিটো চালানত নিৰন্তৰভাৱে চালান সংখ্যাৰ শেষত প্ৰতিশব্দ হিচাপে ডাঙৰ আখৰ "ই. এক্স". থাকিব যি জি. এছ. টি. এন. কমন প'ৰ্টেলত আপলোড কৰাৰ উদ্দেশ্যে চালান সংখ্যাৰ এক অবিচ্ছেদ্য অংশ বুলি গণ্য কৰা হ'ব।
- আন্তঃৰাজ্যিক যোগানৰ ওপৰত ইনপুট কৰ ক্রেডিট বন্ধ। 6. এই আঁচনিৰ অধীনত কৰ পৰিশোধ লাভ কৰা ইউনিটৰ বাহিৰে আন এজন পঞ্জীয়নভুক্ত যোগান ধৰোঁতা, যি একত্ৰিত সামগ্ৰী আৰু সেৱা কৰ আইন, 2017-ৰ অধীনত কৰযোগ্য আন্তঃৰাজ্যিক বাণিজ্য বা বাণিজ্যৰ সময়ত সামগ্ৰী যোগান ধৰে, তেওঁৰ দ্বাৰা যোগান ধৰা সামগ্ৰীসমূহ এই পৰিশোধ আঁচনিৰ অধীনত যোগ্য ইউনিটৰ দ্বাৰা নিৰ্মাণ কৰা হ'লে আৰু ইনপুট কৰ ক্রেডিটৰ আনুপাতিক পৰিমাণ, যদি থাকে, সমাপ্ত হ'লে আইজিএছটি পৰিশোধৰ বাবে ইয়াক ব্যৱহাৰ কৰাৰ বাবে সামগ্ৰীৰ আভ্যন্তৰীণ যোগানৰ ওপৰত ইনপুট কৰ ক্রেডিট লাভ কৰাৰ অধিকাৰ নাথাকিব। এটা যোগ্য ইউনিটৰ দ্বাৰা নিৰ্মিত সামগ্ৰী যোগান ধৰা এনে পঞ্জীয়নভুক্ত যোগানদাতাই এনে সামগ্ৰীৰ আন্তঃৰাজ্যিক যোগান আৰু আন্তঃৰাজ্যিক যোগানৰ সুপাঠ্য ৰেকৰ্ড বজাই ৰাখিব।
- এককালীন তথ্য প্ৰদান কৰা। 7. (1) এই আঁচনিৰ অধীনত প্ৰথমবাৰৰ বাবে এছ. জি. এছ. টি. ৰ পৰিশোধৰ বাবে আবেদন কৰাৰ সময়ত থলুৱা বেল মেটাল সামগ্ৰীৰ নিৰ্মাতাসকলে সংযুক্তি-1ত সংলগ্ন ফৰ্মটত তথ্যৰ সৈতে সংশ্লিষ্ট ৰাজ্যিক কৰ উপ আয়ুক্ত বা ৰাজ্যিক কৰৰ সহকাৰী আয়ুক্তক নিম্নলিখিত নথিপত্ৰসমূহ দাখিল কৰিব

লাগিব, যি ক্ষেত্ৰত হ'ব পাৰে:-

- (i) পত্নীয়াৰ প্ৰমাণপত্ৰ (ৰাজ্যিক জি. এছ. টি. আই. এন.);
 - (ii) নিৰ্মাতাৰ বেংক বিৱৰণ;
 - (iii) সংযুক্তি-2ত সংযুক্ত ফৰ্মেটত এখন প্ৰমাণপত্ৰ তথা ক্ষতিপূৰণ বণ্ড।
- (2) সংযুক্তি-1ত তথ্য লাভ কৰাৰ পিছত, সংশ্লিষ্ট ৰাজ্যিক কৰৰ উপ আয়ুক্ত বা ৰাজ্যিক কৰৰ সহকাৰী আয়ুক্তই, ক্ষেত্ৰ অনুসৰি, সবিশেষ পৰীক্ষা কৰিব আৰু তাৰ পিছত সংযুক্তি-3 অনুসৰি এক অধিকাৰ প্ৰমাণপত্ৰ জাৰী কৰিব, যদি পোৱা বিৱৰণবোৰ ক্ৰমত থাকে।

এছ. জি. এছ. টি. ৰ পৰিশোধৰ বাবে আবেদন কৰাৰ পদ্ধতি।

8. (1) সামগ্ৰী নিৰ্মাতাসকলে ইনপুট কৰ ক্রেডিট ব্যৱহাৰ কৰি পৰিশোধ কৰা কৰৰ পৰিমাণৰ বাহিৰে নগদ ধনেৰে পৰিশোধ কৰা ৰাজ্যিক কৰ (এছজিএছটি) ৰ পৰিশোধৰ বাবে সংযুক্তি-4ত সংলগ্ন ফৰ্মেটত আবেদন দাখিল কৰিব। এনে আবেদন দাখিল কৰাৰ নিৰ্ধাৰিত তাৰিখ হ'ব অসম সামগ্ৰী আৰু সেৱা কৰ আইন, 2017ৰ অধীনত কৰ পৰিশোধৰ নিৰ্ধাৰিত তাৰিখৰ পৰা ত্ৰিশ দিন, যদি এনে কৰ নিৰ্ধাৰিত তাৰিখৰ ভিতৰত বা পৰিশোধ কৰাৰ ত্ৰিশ দিনৰ ভিতৰত পৰিশোধ কৰা হয়, যদি এনে পৰিশোধ কৰা হয় নিৰ্ধাৰিত তাৰিখৰ পিছত, দাবীটো যি মাহৰ সৈতে সম্পৰ্কিত: অৱশ্যে যদি উৎপাদনকাৰীক পূৰ্ববৰ্ধিত ত্ৰিশ দিনৰ ভিতৰত ৰাজ্যিক কৰ পৰিশোধৰ বাবে আবেদন দাখিল কৰাত পৰ্যাপ্ত কাৰণত বাধা দিয়া হয়, তেন্তে উৎপাদনকাৰীয়ে পৰৱৰ্তী মাহৰ আবেদনৰ সৈতে আৰু ত্ৰিশ দিনৰ ভিতৰত এনে আবেদন দাখিল কৰিব পাৰে: লগতে ৰাজ্যিক কৰৰ প্ৰধান আয়ুক্তই উৎপাদনকাৰীয়ে আবেদন কৰাৰ পিছত এনে সময়সীমা আৰু তিনিশ পঞ্চাশ দিনলৈ বৃদ্ধি কৰিব পাৰে: তদুপৰি কৰ ৰিভাৰ্চমেণ্ট কমিটি বা ৰাজ্যিক পৰ্যায়ৰ কৰ ৰিভাৰ্চমেণ্ট কমিটিয়ে, যদি কমিটিয়ে এনে কৰাৰ কথা বিবেচনা কৰে, তেন্তে নিৰ্মাতাৰ আবেদনৰ ওপৰত আৰু অধিক পলম কৰিব পাৰে।
- (2) সামগ্ৰী নিৰ্মাতাৰ দ্বাৰা সামগ্ৰীৰ ৰাজ্যিক কৰ (এছ. জি. এছ. টি) পৰিশোধ কৰাৰ পিছতহে সামগ্ৰীৰ এছ. জি. এছ. টি. পৰিশোধৰ বাবে আবেদন কৰা হ'ব, যি মাহটোৰ সৈতে দাবী সম্পৰ্কিত, ইনপুট কৰ ক্রেডিট ব্যৱহাৰ কৰাৰ পিছত নগদ ধনেৰে, যদি থাকে আৰু প্ৰাসংগিক বিটাৰ্ণ দাখিল কৰাৰ পিছত।
- (3) ৰাজ্যিক কৰ পৰিশোধ দাবী কৰা সামগ্ৰীৰ উৎপাদনকাৰীয়ে পৰৱৰ্তী বিত্তীয় বৰ্ষৰ তিনি মাহৰ ভিতৰত এজন পঞ্জীভুক্ত চাৰ্টাৰ্ড একাউণ্টেণ্টৰ দ্বাৰা যথাযথভাৱে প্ৰমাণিত সংযুক্তি-5ত বাৰ্ষিক বিবৃতি দাখিল কৰিব লাগিব: অৱশ্যে য'ত সামগ্ৰীৰ উৎপাদনকাৰীক প্ৰতিদান কৰিবলগীয়া এছজিএছটিৰ পৰিমাণ এক মাহৰ বাবে পঞ্চাশ লাখ টকাতকৈ অধিক হয়, উৎপাদনকাৰীয়ে এছজিএছটি পৰিশোধৰ আবেদনৰ সৈতে সেই মাহৰ বাবে সংযুক্তি-5ত বিবৃতিও দাখিল কৰিব লাগিব।

প্ৰতিদানৰ পদ্ধতি।

9. (1) ক্ষেত্ৰক্ষেত্ৰ অনুসৰি ৰাজ্যিক কৰৰ উপ আয়ুক্ত বা ৰাজ্যিক কৰৰ সহকাৰী আয়ুক্তই এছ. জি. এছ. টি. পৰিশোধৰ দাবীৰ অধিকাৰ পৰীক্ষা কৰিব আৰু প্ৰস্তুতকাৰী, ইলেক্ট্ৰনিক নগদ লেজাৰ আৰু জি. এছ. টি. এন. সাধাৰণ পৰ্টেলত ৰাজ্যিক কৰ পৰিশোধৰ চালানৰ দ্বাৰা দাখিল কৰা বিটাৰ্ণৰ সন্দৰ্ভত এনে দাবী পৰীক্ষা কৰিব আৰু এছ. জি. এছ. টি. পৰিশোধৰ বাবে আবেদনত দিয়া বেংক একাউণ্টৰ বিৱৰণ জি. এছ. টি. পৰ্টেলত প্ৰস্তুতকাৰীয়ে প্ৰদান কৰা বেংক বিৱৰণৰ সৈতে মিল আছে নে নাই।

সকলো ক্ষেত্ৰত সন্তুষ্ট হোৱাৰ পিছত, ৰাজ্যিক কৰৰ অধিকাৰক্ষেত্ৰৰ উপ
আয়ুক্ত বা ক্ষেত্ৰ অনুসৰি ৰাজ্যিক কৰৰ সহকাৰী আয়ুক্তই, এছ. জি. এছ. টি. ৰ
পৰিশোধৰ বাবে আবেদন প্ৰাপ্ত হোৱাৰ 7 (সাত) দিনৰ ভিতৰত, তেওঁৰ নিৰ্দিষ্ট
পৰামৰ্শৰ সৈতে ৰাজ্যিক কৰৰ অধিকাৰক্ষেত্ৰৰ যুটীয়া আয়ুক্তলৈ তেওঁৰ
পৰামৰ্শ প্ৰেৰণ কৰিব।

(2) ৰাজ্যিক কৰ যুটীয়া আয়ুক্তই পৰিশোধৰ প্ৰস্তাৱটো ভালদৰে পৰীক্ষা কৰিব
লাগিব আৰু সন্তুষ্ট হ'লে, তেওঁৰ দ্বাৰা এছজিএছটি পৰিশোধৰ প্ৰস্তাৱ লাভ
কৰাৰ ৭ (সাত) দিনৰ ভিতৰত একেটাকে তেওঁৰ নিৰ্দিষ্ট পৰামৰ্শৰ সৈতে
ৰাজ্যিক কৰৰ প্ৰধান আয়ুক্তলৈ প্ৰেৰণ কৰিব লাগিব।

(3) (i) ৰাজ্যিক কৰৰ যুটীয়া আয়ুক্তৰ পৰা এটা সময়ছোৱাত ৰাজ্যিক কৰৰ প্ৰধান
আয়ুক্তৰ কাৰ্যালয়ে লাভ কৰা এনে সকলো এছ. জি. এছ. টি. পৰিশোধৰ প্ৰস্তাৱ
ৰাজ্যিক কৰৰ প্ৰধান আয়ুক্তৰ দ্বাৰা জাননী দিয়া এখন কৰ পৰিশোধ সমিতিৰ
আগত ৰখা হ'ব, য'ত তলত উল্লেখ কৰা সদস্যসকল থাকিব: -

(a)	ৰাজ্যিক কৰৰ প্ৰধান আয়ুক্ত	অধ্যক্ষ
(b)	সঞ্চালক, বিত্ত (বাজেট) বিভাগ বা তেওঁৰ প্ৰতিনিধি	সদস্য
(c)	ৰাজ্যিক কৰৰ বিশেষ বা অতিৰিক্ত আয়ুক্ত	সদস্য
(d)	ৰাজ্যিক কৰৰ জ্যেষ্ঠ বিশেষ বা অতিৰিক্ত আয়ুক্ত	সদস্য সচিব

(ii) ৰাজ্যিক কৰৰ যুটীয়া আয়ুক্তৰ পৰা এটা সময়ছোৱাত প্ৰধান কৰ আয়ুক্তৰ
কাৰ্যালয়ৰ দ্বাৰা মাত্ৰ এটা মাহৰ বাবে পোৱা 1 লাখ টকা (পঞ্চাশ লাখ টকা)
তকৈ অধিকৰ এনে সকলো এছজিএছটি পৰিশোধৰ প্ৰস্তাৱ ৰাজ্যিক পৰ্যায়ৰ কৰ
পৰিশোধ সমিতিৰ আগত ৰখা হ'ব যি নিম্নলিখিত সদস্যসকলক লৈ গঠিত বিত্ত
(কৰাৰোপণ) বিভাগৰ দ্বাৰা জাননী জাৰি কৰা হ'ব, অৰ্থাৎ: -

(a)	বিত্ত বিভাগৰ জ্যেষ্ঠতম সচিব	অধ্যক্ষ
(b)	আয়ুক্ত আৰু সচিব, বিত্ত (কৰ) বিভাগ	সদস্য
(c)	ৰাজ্যিক কৰৰ প্ৰধান আয়ুক্ত	সদস্য
(d)	সঞ্চালক, বিত্ত (বাজেট) বিভাগ বা তেওঁৰ প্ৰতিনিধি	সদস্য
(e)	ৰাজ্যিক কৰৰ বিশেষ বা অতিৰিক্ত আয়ুক্ত	সদস্য
(f)	ৰাজ্যিক কৰৰ জ্যেষ্ঠ বিশেষ বা অতিৰিক্ত আয়ুক্ত	সদস্য সচিব

(4) প্ৰতিটো চতুৰ্থাংশত, কৰ ৰিভাৰ্চমেণ্ট কমিটি বা ৰাজ্যিক পৰ্যায়ৰ কৰ ৰিভাৰ্চমেণ্ট
কমিটিয়ে, ক্ষেত্ৰ অনুসৰি, ইয়াৰ আগত ৰখা ৰিভাৰ্চমেণ্ট প্ৰস্তাৱবোৰ পৰীক্ষা কৰিব
আৰু সন্তুষ্ট হোৱাৰ পিছত ৰিভাৰ্চমেণ্ট অনুমোদনৰ বাবে পৰামৰ্শ দিব।

(5) কৰ পৰিশোধ সমিতি বা ৰাজ্যিক পৰ্যায়ৰ কৰ পৰিশোধ সমিতিৰ পৰামৰ্শৰ ওপৰত
ভিত্তি কৰি, ৰাজ্যিক কৰৰ প্ৰধান আয়ুক্তই এনে পৰামৰ্শৰ 15 (পোন্ধৰ) দিনৰ ভিতৰত
এছ. জি. এছ. টি. পৰিশোধ অনুমোদন কৰি এক নিৰ্দেশ জাৰি কৰিব আৰু প্ৰত্যক্ষভাৱে
চাইবাৰ ট্ৰেজাৰী, দিশপুৰত সংযুক্ত ফৰ্মেটত ইলেক্ট্ৰনিকভাৱে ৰিফাও পৰামৰ্শ জাৰি
কৰিব আৰু ৰাজ্যিক কৰৰ উপ আয়ুক্ত বা ৰাজ্যিক কৰৰ সহকাৰী আয়ুক্তৰ কাৰ্যালয়
আৰু সংশ্লিষ্ট উৎপাদনকাৰীক এই বিষয়ে অৱগত কৰিব। ৰাজ্যিক কৰৰ প্ৰধান
আয়ুক্তই এটা নিৰ্দিষ্ট সময়ৰ বাবে যোগ্য উৎপাদনকাৰীৰ সংখ্যা সামৰি একক
একগ্ৰিত অনুমোদন আদেশ জাৰি কৰিব পাৰে।

(6) এছ. জি. এছ. টি. ৰ পৰিশোধ সংশ্লিষ্ট একাউণ্টৰ মুৰব্বীৰ পৰা কৰা হ'ব "2040-00-

001-4844-____ (অৰ্থাৎ- প্ৰধান প্ৰধান: "বিক্ৰী, বাণিজ্য আদিৰ ওপৰত 2040-কৰ, উপ-প্ৰধান প্ৰধান: " 00 ", গৌণ প্ৰধান " 001 ", উপ-প্ৰধান: " 4844-অসম ৰাজ্যিক জি. এছ. টি. ৰ পৰিশোধ ", আৰু উপ-প্ৰধান: " অসমৰ খলুৱা বেল ধাতু উদ্যোগৰ বাবে এছ. জি. এছ. টি. ৰ পৰিশোধ আঁচনি, 2025 "ৰ অধীনত অসম ৰাজ্যিক জি. এছ. টি. ৰ পৰিশোধ।

- (7) এনে ধন ঘূৰাই দিয়াৰ পৰামৰ্শৰ ভিত্তিত কোষাগাৰী বিষয়াজনে ধন ঘূৰাই দিয়াৰ পৰামৰ্শ (পোৱাৰ তিনি দিনৰ ভিতৰত অনুমোদিত এছজিএছটি ধন ঘূৰাই দিয়াৰ পৰিমাণটো পোনপটীয়াকৈ প্ৰস্তুতকাৰীৰ বেংক একাউন্টলৈ স্থানান্তৰ কৰিব, যিটো ধন ঘূৰাই দিয়াৰ পৰামৰ্শত উল্লেখ কৰা হৈছে।
- (8) কোষাগাৰী বিষয়াজনে বেংকৰ পৰা স্কল লাভ কৰাৰ লগে লগে বা অন্যথা ৰাজ্যিক কৰৰ প্ৰধান আয়ুক্তলৈ পৰিশোধৰ পৰামৰ্শ তালিকা প্ৰেৰণ কৰিব।
- (9) এই আঁচনিৰ অধীনত পৰিশোধৰ পৰিমাণ মাহিলী ভিত্তিত নিৰ্ধাৰণ কৰা হ'ব যাৰ বাবে দাবী মাহিলী ভিত্তিত দাখিল কৰা হ'ব।
- (10) ৰাজ্যিক কৰৰ অধিকাৰক্ষেত্ৰৰ উপ আয়ুক্ত বা প্ৰতিটো একক কাৰ্যালয়ৰ ৰাজ্যিক কৰৰ সহকাৰী আয়ুক্তই প্ৰতিজন উৎপাদনকাৰীক প্ৰদান কৰা এছ. জি. এছ. টি. পৰিশোধৰ বিশদ তথ্য ৰাখিব আৰু তেওঁ বা তাইৰ দ্বাৰা অনুমোদিত এছ. জি. এছ. টি. পৰিশোধৰ সবিশেষ প্ৰদান কৰি ৰাজ্যিক কৰৰ প্ৰধান আয়ুক্তৰ ওচৰত মাহিলী বিবৃতি দাখিল কৰিব।
- (11) ৰাজ্যিক কৰৰ প্ৰধান আয়ুক্ত বা ৰাজ্যিক কৰৰ উপ আয়ুক্ত বা ৰাজ্যিক কৰৰ সহকাৰী আয়ুক্তই বিভিন্ন কাৰক যেনে শ্ৰম পৰিশোধ, ইনপুট, ব্যৱহাৰ বা বিদ্যুৎ যোগানৰ সঠিকতা পৰীক্ষা কৰিবলৈ অতিৰিক্ত তথ্য বিচাৰিব পাৰে আৰু ইয়াৰ ভিত্তিত সিদ্ধান্ত ল'ব পাৰে যে যোগানৰ পৰিমাণ সঠিকভাৱে ঘোষণা কৰা হৈছে নেকি।
- (12) এই অনুচ্ছেদত যিকোনো কথা থকা স্বত্বেও, বিত্ত (কৰ) বিভাগে এক নিৰ্দেশৰ জৰিয়তে এছজিএছটি পৰিশোধৰ প্ৰক্ৰিয়াটো সৰল কৰিব পাৰে যাতে এছজিএছটি পৰিশোধ এক যুক্তিসংগত সময়সীমাৰ ভিতৰত কৰাটো নিশ্চিত কৰিব পাৰি।

অডিট মূল্যায়ন
আৰু বিশেষ অডিট

10. (1) ৰাজ্যিক কৰৰ প্ৰধান আয়ুক্তই, প্ৰতিদান অনুমোদন কৰাৰ পিছত, প্ৰকৃত উৎপাদন, যোগান, দাবী কৰা ইনপুট কৰ ক্রেডিট, ৰাজ্যিক কৰ (এছ. জি. এছ. টি.) পৰিশোধ আৰু দাবী কৰা এছ. জি. এছ. টি. প্ৰতিদানৰ সঠিকতা পৰীক্ষা কৰাৰ বাবে উপযুক্ত বুলি গণ্য কৰা উপযুক্ত বিষয়াৰ বিপদাশংকাৰ মাপকাঠিৰ ভিত্তিত নিৰ্বাচিত অডিট মূল্যায়নৰ বাবে যোগ্য নিৰ্মাতাসকলক আৰণ্টন কৰিব।

- (2) ৰাজ্যিক কৰৰ প্ৰধান আয়ুক্তই প্ৰতিদানৰ অনুমোদন দিয়াৰ পিছত, তেওঁ চিনাক্ত কৰা বিপদাশংকাৰ মাপকাঠিৰ ওপৰত ভিত্তি কৰি নিৰ্বাচিত ইউনিটসমূহৰ বাবে চাৰ্টাৰ্ড একাউণ্টেণ্টৰ দ্বাৰা বিশেষ অডিটৰ নিৰ্দেশ দিব পাৰে যাতে প্ৰকৃত উৎপাদন, যোগান আৰু মূল্যায়ন, দাবী কৰা ইনপুট কৰ ক্রেডিট, ৰাজ্যিক কৰ পৰিশোধ আৰু দাবী কৰা এছজিএছটি প্ৰতিদানৰ সঠিকতা পৰীক্ষা কৰিব পাৰে।

বাজেটৰ ব্যৱস্থা আৰু
ৰাজ্যিক কৰৰ প্ৰধান
আয়ুক্তৰ অধীনত

11. বিত্ত বিভাগে এই আঁচনিখন কাৰ্যকৰী হোৱা প্ৰথম বছৰৰ বাবে বাজেট আৰণ্টন ৰাখিব আৰু তাৰ পিছত প্ৰতি বছৰে বিত্ত বিভাগে পূৰ্বৰ বিত্তীয় বৰ্ষত পৰিশোধ কৰা এছজিএছটিৰ পৰিমাণৰ এশ পোন্ধৰ শতাংশৰ সমতুল্য পৰিমাণৰ বাজেট

পৰ্যাপ্ত পুঁজি ৰখা।

আবণ্টন ৰাখিব। এনে বাজেট আবণ্টন ৰাজ্যিক কৰৰ প্ৰধান আয়ুক্তৰ অধীনত ৰখা হ'ব। যদি এনে বাজেটৰ ব্যৱস্থা কম হয়, তেন্তে পৰিপূৰক দাবীৰ জৰিয়তে অধিক পৰিমাণ আবণ্টন কৰা হ'ব।

চৰ্তসমূহ উলংঘন কৰা
বা পালন নকৰাৰ
বাবে এই আঁচনিৰ
অধীনত লাভৰ সমাপ্তি

12. (1) এই আঁচনিৰ অধীনত, প্ৰতিদানৰ সুবিধা এটা ইউনিটক প্ৰদান কৰা হ'ব, যিয়ে এই আঁচনিৰ ক্ষেত্ৰত সকলো যোগ্যতাৰ চৰ্ত পূৰণ কৰে যাতে ইউনিটটোৱে এই আঁচনিৰ ক্ষেত্ৰত কৰ ৰেহাইৰ সুবিধা লাভ কৰিব পাৰে। বাজেটৰ ব্যৱস্থা আৰু ৰাজ্যিক কৰৰ প্ৰধান আয়ুক্তৰ অধীনত পৰ্যাপ্ত পুঁজি ৰখা। বিত্ত বিভাগে এই আঁচনিখন কাৰ্য্যকৰী হোৱা প্ৰথম বছৰৰ বাবে বাজেট আবণ্টন ৰাখিব আৰু তাৰ পিছত প্ৰতি বছৰে বিত্ত বিভাগে পূৰ্বৰ বিত্তীয় বৰ্ষত পৰিশোধ কৰা এছজিএছটিৰ পৰিমাণৰ এশ পোন্ধৰ শতাংশৰ সমতুল্য পৰিমাণৰ বাজেট আবণ্টন ৰাখিব। এনে বাজেট আবণ্টন ৰাজ্যিক কৰৰ প্ৰধান আয়ুক্তৰ অধীনত ৰখা হ'ব। যদি এনে বাজেটৰ ব্যৱস্থা কম হয়, তেন্তে পৰিপূৰক দাবীৰ জৰিয়তে অধিক পৰিমাণ আবণ্টন কৰা হ'ব। চৰ্তসমূহ উলংঘন কৰা বা পালন নকৰাৰ বাবে এই আঁচনিৰ অধীনত লাভৰ সমাপ্তি।

(2) এই আঁচনিৰ বিধান অনুসৰি কোনো ইউনিটক সুবিধা প্ৰদান কৰা যোগ্যতাৰ যিকোনো চৰ্ত উলংঘাৰ বাবে বা যদি কোনো ইউনিটক দিয়া এছজিএছটিৰ পৰিশোধৰ পিছত যিকোনো সময়তে দেখা যায় যে ইউনিটটোক পৰিশোধৰ বিষয়টো প্ৰদান কৰা যিকোনো চৰ্তৰ ওপৰত ইয়াৰ দ্বাৰা প্ৰদান কৰা তথ্য মিছা বা এনে সুবিধা প্ৰৱৰ্ত্তনাৰ দ্বাৰা বা এই আঁচনিখন ৰূপায়ণৰ সন্দৰ্ভত সংশ্লিষ্ট ৰাজ্যিক কৰ উপ আয়ুক্ত বা ৰাজ্যিক কৰ সহকাৰী আয়ুক্তৰ প্ৰয়োজন অনুসৰি কোনো চৰ্ত মানি চলাত ব্যৰ্থ হ'লে উদ্যোগ বা ইউনিটৰ ফালৰ পৰা তথ্যৰ ভুল বৰ্ণনা বা দমন কৰা, যি যোগ্য কৰ্তৃপক্ষই ধন পৰিশোধ কৰিছিল, সেইটোৱে এই আঁচনিখনক শুল্কৰ সুযোগ দিয়াৰ পিছত এনে সুবিধাৰ অন্ত পেলোৱাৰ প্ৰয়োজন হ'ব এনে বন্ধৰ বিৰুদ্ধে উদ্যোগ।

এনে কোনো বন্ধৰ ক্ষেত্ৰত যোগ্য কৰ্তৃপক্ষই সংশ্লিষ্ট যোগ্য ইউনিট আৰু কৰ প্ৰধান আয়ুক্ত আৰু সংশ্লিষ্ট ৰাজ্যিক কৰ উপ আয়ুক্ত বা ৰাজ্যিক কৰ সহকাৰী আয়ুক্তক তৎক্ষণাত এনে বন্ধৰ সত্যটো অৱগত কৰিব এনে তথ্য লাভ কৰাৰ পিছত ৰাজ্যিক কৰ প্ৰধান আয়ুক্ত বা ৰাজ্যিক কৰ উপ আয়ুক্ত বা ৰাজ্যিক কৰ সহকাৰী আয়ুক্তই সেই ইউনিটলৈ অধিক পৰিশোধৰ প্ৰস্তাৱ বাতিল কৰিব।

(3) যদি এই ৰিম্বাৰ্ছমেন্ট আঁচনিৰ অধীনত এনে প্ৰতিদান প্ৰদান কৰা এটা ইউনিট বন্ধ হয় বা সময়সীমা অতিক্ৰম কৰে, তেন্তে ইউনিটটোৱে এনে ঘটনা সংঘটিত হোৱাৰ তাৰিখৰ পৰা চৌদ্দ দিনৰ ভিতৰত ৰাজ্যিক কৰৰ উপ আয়ুক্ত বা ৰাজ্যিক কৰ সহকাৰী আয়ুক্তক লিখিতভাৱে প্ৰতিবেদন দিব লাগিব। ইউনিটটোৰ ফালৰ পৰা যিকোনো ভুল বা উলংঘনৰ বাবে, ই অসম সামগ্ৰী আৰু সেৱা কৰ আইন, 2017 আৰু বলৱৎ অন্যান্য আইনৰ ব্যৱস্থাৰ অধীনত সকলো দণ্ডনীয় কাৰ্য্যৰ বাবে দায়বদ্ধ হ'ব।

(4) তদন্তত দেখা পোৱা যিকোনো ইউনিটই ইয়াৰ উৎপাদন বা যোগানৰ বিষয়ে অতিৰিক্তভাৱে উল্লেখ কৰা বা প্ৰতিদান দাবী কৰিবলৈ কোনো ভুল ঘোষণা কৰাটো অৱশিষ্ট সময়ৰ বাবে অযোগ্য কৰা হ'ব আৰু পৰিশোধ কৰা অতিৰিক্ত প্ৰতিদানৰ আদায়ৰ বাবে দায়বদ্ধ হ'ব। ইনপুট কৰ ক্রেডিট লুকুৱাই ৰখা,

পঞ্জীয়নভুক্ত নোহোৱা যোগান ধৰোঁতাৰ পৰা ইনপুট ক্ৰয় কৰা (যদিহে জিএছটি পঞ্জীয়নৰ পৰা বিশেষভাৱে ৰেহাই দিয়া নহয়) বা তৃতীয় পক্ষৰ উৎপাদনৰ বুলি; বা ভুল ঘোষণাৰ দ্বাৰা প্ৰতিদানৰ পৰিমাণ বৃদ্ধি কৰাৰ লক্ষ্যৰে কৰা অন্যান্য কাৰ্যকলাপবোৰ জালিয়াতি কাৰ্যকলাপ হিচাপে গণ্য কৰা হ'ব আৰু আইনৰ অধীনত আন কোনো পদক্ষেপৰ প্ৰতি পক্ষপাতিত্ব নকৰাকৈ এই প্ৰতিদান আঁচনিৰ অধীনত লাভৰ প্ৰত্যাখ্যান কৰিব পাৰে।

দাবীদাৰীৰ দ্বাৰা পৰিশোধ
বা পুনৰুদ্ধাৰ আৰু বিবাদ
সমাধান

13. (1) অনুমোদিত এছ. জি. এছ. টি. ৰ পৰিশোধ এই আঁচনিৰ অধীনত নিৰ্দিষ্ট চৰ্ত সাপেক্ষে হ'ব আৰু ইয়াৰ যিকোনো ব্যৱস্থা উলংঘন কৰাৰ ক্ষেত্ৰত, পৰিশোধ কেতিয়াও অনুমতি দিয়া হোৱা নাই বুলি গণ্য কৰা হ'ব আৰু এই আঁচনিৰ অধীনত যিকোনো সময়ৰ বাবে পৰিশোধ কৰা যিকোনো অগ্ৰহণযোগ্য পৰিমাণ প্ৰতি বছৰে 18 শতাংশ হাৰত সাধাৰণ সূতৰ সৈতে আদায় কৰা হ'ব। পুনৰুদ্ধাৰ বা অতিৰিক্ত পৰিশোধ, পুনৰ পৰিশোধ, পুনৰুদ্ধাৰ বা বিটাৰ্ণৰ স্বেচ্ছামূলক সমন্বয়ৰ ক্ষেত্ৰত, পুনৰ পৰিশোধৰ তাৰিখৰ পৰা পুনৰ পৰিশোধ, পুনৰুদ্ধাৰ বা বিটাৰ্ণৰ তাৰিখলৈকে গণনা কৰি প্ৰতি বছৰে 18 শতাংশ হাৰত এককৰ দ্বাৰা সূতও পৰিশোধ কৰা হ'ব।
- (2) য'ত এই আঁচনিৰ অধীনত যিকোনো পৰিমাণ বিৱৰণৰ ভুল ঘোষণাৰ দ্বাৰা লাভ কৰা হয়, ব্যক্তিগত ক্ষেত্ৰত ৰাজ্যিক কৰৰ অধিকাৰক্ষেত্ৰৰ উপ আয়ুক্ত বা ৰাজ্যিক কৰৰ সহকাৰী আয়ুক্তৰ দ্বাৰা প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হ'ব আৰু সমাপ্ত কৰা হ'ব।
- (3) উৎপাদনকাৰীক ৱেকলিস্ট কৰাৰ ক্ষেত্ৰত এনে উৎপাদনকাৰীক ইতিমধ্যে পৰিশোধ কৰা এছজিএছটিৰ পৰিমাণ তেওঁৰ পৰা আদায় কৰা হ'ব আৰু কৰ বিভাগৰ সৈতে আলোচনা কৰি এছজিএছটিৰ উপযুক্ত একাউণ্টত জমা কৰা হ'ব।

পুনৰুদ্ধাৰৰ
বাবে পদ্ধতি

14. (1) কোনো এককৰ পৰা যিকোনো পৰিমাণৰ ধন আদায় কৰিব পৰা হ'লে, ক্ষেত্ৰক্ষেত্ৰ অনুসৰি ৰাজ্যিক কৰ বিভাগৰ উপ আয়ুক্ত বা ৰাজ্যিক কৰ বিভাগৰ সহকাৰী আয়ুক্তই উৎপাদনকাৰীক এটা ডিমাও নোট আৰি কৰিব
- (i) উৎপাদনকাৰীৰ পৰা আদায় কৰিব পৰা ধন আৰু তাৰ ওপৰত সুদ দিয়াৰ তাৰিখৰ বিষয়ে অৱগত কৰিব; আৰু
- (ii) উৎপাদনকাৰীক ডিমাও নোট আৰি কৰাৰ 30 দিনৰ ভিতৰত সম্পূৰ্ণ ধন জমা কৰিবলৈ নিৰ্দেশ দিব আৰু জমাৰ প্ৰমাণ দাখিল কৰিব।
- (2) য'ত ওপৰত উল্লেখ কৰা সময়ৰ ভিতৰত হিতাধিকাৰীয়ে ধন পৰিশোধ নকৰে, আবেদন দাখিলৰ সময়ত আবেদনকাৰীয়ে দাখিল কৰা প্ৰমাণপত্ৰ তথা ক্ষতিপূৰণ বণ্ডৰ ক্ষেত্ৰত আৰোগ্য লাভৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হ'ব।
- (3) ওপৰত উল্লেখ কৰা ডিমাও নোটৰ ওপৰত ভিত্তি কৰি নিৰ্মাতাৰ পৰা যিকোনো পৰিমাণৰ এছ. জি. এছ. টি. পৰিশোধ আৰু বা সূত বাকী থাকিলে, ৰাজ্যিক কৰৰ উপ-আয়ুক্ত বা ক্ষেত্ৰ অনুসৰি ৰাজ্যিক কৰৰ সহকাৰী আয়ুক্তই উক্ত ডিমাও নোট আৰি কৰাৰ তাৰিখৰ পৰা 60 দিনৰ পিছত প্ৰয়োজনীয় আইনী ব্যৱস্থা গ্ৰহণ কৰিব আৰু সেই পৰিমাণটো আদায় কৰিবলৈ নিৰ্মাতাৰ পৰা বকেয়া পৰিমাণ নিৰ্দিষ্ট কৰি জিলাৰ সংশ্লিষ্ট উপ-আয়ুক্তলৈ এখন প্ৰমাণপত্ৰ প্ৰেৰণ কৰিব, যেন ই ৰাজহৰ বকেয়া।

ধাৰা সংৰক্ষণ
কৰা হৈছে।

15. এই আঁচনিখন বন্ধ হোৱাৰ পিছত, পৰিশোধ নকৰা দাবীবোৰ উক্ত আঁচনিখনৰ ব্যৱস্থা অনুসৰি নিষ্পত্তি কৰা হ'ব, আনহাতে পুনৰুদ্ধাৰ আৰু বিবাদ নিষ্পত্তি ব্যৱস্থা বলবৎ হৈ থাকিব।

অসুবিধা দূৰ
কৰাৰ ক্ষমতা

16. (1) আঁচনিখনৰ ব্যৱস্থাসমূহ কাৰ্যকৰী কৰাত যদি কোনো অসুবিধাৰ সৃষ্টি হয়, তেন্তে ৰাজ্যিক কৰৰ প্ৰধান আয়ুক্তই এক নিৰ্দেশৰ জৰিয়তে এনে ব্যৱস্থা কৰিব পাৰে, যিবোৰ অসুবিধা দূৰ কৰাৰ বাবে প্ৰয়োজনীয় বা সুবিধাজনক বুলি দেখা যায়।
- (2) এই ৰিৱাৰ্চমেন্ট আঁচনিৰ মসৃণ ৰূপায়ণ নিশ্চিত কৰিবলৈ, ৰাজ্যিক কৰৰ প্ৰধান আয়ুক্তই বিত্ত (কৰ) বিভাগৰ অনুমোদনৰ সৈতে, চৰকাৰী গেজেটত প্ৰকাশিত এক নিৰ্দেশৰ জৰিয়তে, অতিৰিক্ত বিন্যাস বা সংযুক্তি আৰু ইয়াক নিৰ্দিষ্ট কৰ্তৃপক্ষলৈ প্ৰদান কৰাৰ সময় আৰু পদ্ধতি নিৰ্ধাৰণ কৰিব পাৰে বা বৰ্তমানৰ বিন্যাস বা সংযুক্তি সংশোধন কৰিব পাৰে।
- (3) আঁচনিৰ ব্যাখ্যাৰ ক্ষেত্ৰত বিত্ত (কৰাৰোপণ) বিভাগত চৰকাৰৰ সিদ্ধান্ত চূড়ান্ত আৰু বাধ্যতামূলক হ'ব।

বীৰেন্দ্ৰ মিত্তল,
আয়ুক্ত আৰু সচিব,
অসম চৰকাৰৰ বিত্ত (কৰাৰোপণ) বিভাগ।

ANNEXURE-1**AGST (REIMBURSEMENT FOR INDIGENOUS BELL METAL INDUSTRIES)
SCHEME, 2025****INFORMATION/ PARTICULARS TO BE FURNISHED FOR THE FIRST TIME****[Para-7(1) and 7(2)]**

1. Name of the manufacturer :
2. Office address with telephone no. (if any) :
3. Constitution of the manufacturer :
(please specify whether Proprietorial/ Partnership/
Private Limited/Limited Company/ Co-operative Society)
4. Name (s) of the Proprietor/Partners/Directors
/Authorized signatory :
5. Registration No. under the Assam GST Act, 2017 :
with details of jurisdictional unit office :
6. Bank details (as furnished to the GST portal)

Bank Account No. :
 Name of the Bank :
 Bank account type :
 Name of the account holder :
 Address of the bank branch :
 IFSC Code :
 MICR :

Declaration

I/We hereby solemnly declare that the information furnished in this Annexure for claiming the SGST reimbursement are correct and true to the best of my/our knowledge and belief.

Date: _____

Signatures of the
 proprietor/partner/director/ authorized
 signatory

Place: _____

Name: _____

Status: _____

ANNEXURE-2**AGST (REIMBURSEMENT FOR INDIGENOUS BELL METAL INDUSTRIES)
SCHEME, 2025****AFFIDAVIT – CUM – INDEMNITY BOND****[Para-7(1)(iii)]**

I / We Shri _____ S/o _____ (add names) in my/our capacity of _____ (designation) of _____ (manufacturer) (hereinafter called the Indemnifier), GSTIN _____ hereby solemnly affirm and declare for and on behalf of _____ (manufacturer) that I am/ our company is eligible for SGST reimbursement under the “Assam Goods and Services Tax (Reimbursement for Indigenous Bell Metal Industries) Scheme, 2025” and supplying goods, on payment of GST under the Assam Goods and Services Tax Act, 2017 and my/our claim shall not include any other activity being carried out under the same GSTIN and I/we shall not claim any SGST reimbursement in respect of goods not manufactured by us.

I /We further affirm and declare that I/we shall claim reimbursement of SGST paid through debit in the cash ledger account after utilization of the input tax credit of the State tax and Integrated tax available until the amount of such SGST reimbursement.

I /We further affirm and declare that reimbursement of SGST which is not due as per the conditions of the Reimbursement Scheme shall not be claimed by me/us and where any mis-declaration is detected, the amount paid by the Government shall be paid back by me/us with interest as per rate prescribed in the Assam Goods and Services Tax Act, 2017.

I/We solemnly affirm and declare that whatever is stated above is true to the best of my / our knowledge and record. I/We further undertake to keep the Government of Assam harmless and indemnified against and all form of revenue loss which may occur (might have occurred) due to the above submission made by me / us and pay to the Government such amount on demand and without demur.

DATE	:	NAME	:
PLACE	:	SIGNATURE	:
ADDRESS	:	DESIGNATION	:

Note:

1. This indemnity bond shall be submitted on Rs.150/- Stamp Paper.
2. The bond is required to notarised.
3. Proprietors /Partners / Directors / Authorised Signatory has to sign the bond along with their name and residential address. In case the bond is signed by authorized signatory, copy of power of attorney in favour of authorized signatory needs to be enclosed.

ANNEXURE-3
AGST (REIMBURSEMENT FOR INDIGENOUS BELL METAL INDUSTRIES)
SCHEME, 2025

CERTIFICATE OF ENTITLEMENT

[Para-7(2)]

Entitlement Certificate No. _____

Date: _____

This is to certify that the Unit in the name and style of _____ situated at _____ (main place of the Unit) and possessing GSTIN _____ under the Assam Goods and Services Tax Act, 2017 is entitled for reimbursement of State tax in accordance with the provisions of the Assam Goods and Services Tax (Reimbursement for Indigenous Bell Metal Industries) Scheme, 2025.

The Unit is entitled for reimbursement of State tax within the period from _____ to _____ in respect of its business activity/intra-state supplies of finished products namely: - _____

This certificate is valid from _____ to _____

Signature of the Deputy Commissioner of State Tax/
Assistant Commissioner of State Tax

ANNEXURE-4
AGST (REIMBURSEMENT FOR INDIGENOUS BELL METAL INDUSTRIES)
SCHEME, 2025

APPLICATION FOR REIMBURSEMENT

[Para-8(1)]

1. Name and address of the manufacturer claiming the refund :
2. Legal Name :
3. Trade Name, if any :
4. Registration Number (GSTIN) :
5. Entitlement Certificate No. :
6. Tax period for which SGST reimbursement is claimed :
7. Amount already paid together with challan no. and date of payment :
8. The amount of SGST reimbursement claimed :
9. Details of output tax, tax credit availed & balance tax paid in cash etc. and SGST reimbursement claimed :

SGST output tax payable	Rs.	
IGST input tax credit utilized	Rs.	
SGST input tax credit utilized	Rs.	
SGST payable	Rs.	
SGST paid	Rs.	
Ineligible claim	Rs.	
Tax Reimbursement claimed	Rs.	

10. Bank details (as furnished to the GST portal)
 - Bank Account No. :
 - Name of the Bank :
 - Bank account type :
 - Name of the account holder :
 - Address of the bank branch :
 - IFSC Code :
 - MICR :
11. Applicable GST Rate :
12. Cumulative SGST reimbursement already availed up to the end of the previous month before filing this claim for reimbursement :

VERIFICATION

I/We hereby declare that the particulars given herein are correct and true to the best of my/our knowledge and belief and I/we hereby apply for SGST reimbursement under the "Assam Goods and Services Tax (Reimbursement for Indigenous Bell Metal Industries) Scheme, 2025" after complying with the terms and conditions of the said Scheme.

I/We further undertake to indemnify the Government of Assam for any revenue loss which may occur (might have occurred) due to incorrect SGST reimbursement.

I /We further affirm and declare that no amount of SGST reimbursement which is not due as per the conditions of the Reimbursement Scheme shall be claimed by me/us and where any mis-declaration is detected, the amount paid by the Government shall be paid back by me/us with interest as per rate specified in the said notification.

Date: _____

Signatures of the proprietor/partner/director/
authorized signatory

Place: _____

Name _____

Status _____

ANEXURE-5**AGST (REIMBURSEMENT FOR INDIGENOUS BELL METAL INDUSTRIES)****SCHEME, 2025****CERTIFICATE FROM THE REGISTERED CHARTERED ACCOUNTANT****[Para-8(3)]**

I/We hereby certify that M/s..... (name of the manufacturer) bearing Entitlement Certificate No..... and GSTIN..... has manufactured Indigenous Bell Metal goods and made supply of the same.

I/We certify that the manufacturer is entitled to SGST reimbursement of Rs..... for the month of.....

SGST Output tax payable (in Rs.)	ITC Claimed			TDS	Net SGST Payable (in Rs.)	Ineligible amount (in Rs.)	SGST reimbursement claimed (in Rs.)	Remarks
	SGST (in Rs.)	IGST (in Rs.)	Total (in Rs.)					
1	2	3	4	5	6	7	8	9

I/We have checked the books of accounts including all bills, vouchers, money receipts, invoices and certify that the aforesaid information are verified and are true. I/We also certify that all the aforesaid items have been duly paid for and no outstanding against those is there in the books of the manufacturer.

Date :

Signature of the Chartered Accountant

Place:

Registration No.

ANNEXURE-6
AGST (REIMBURSEMENT FOR INDIGENOUS BELL METAL INDUSTRIES)
SCHEME, 2025
REFUND ADVICE

[Para 9(5)]

REFUND VOUCHER COUNTERFOIL	REFUND VOUCHER (To be presented within one month of the issue)
Book No.	Book No.
Voucher No.	Voucher No.
Number and date of sanction order:	Number and date of sanction order:
Refund payable to:	To
GSTIN :	The Treasury Officer.....
Amount of Refund:	The Agent, State Bank of India.....
SGST amount deposited against which refund is claimed	SGST amount deposited against which refund is claimed
	1. Certified that a refund of Rs. is due to: having GSTIN in respect of the return period ending
	2. Certified that the State tax concerning which the refund is given has been credited in the Treasury.
Initials of Principal Commissioner of State Tax/ Deputy Commissioner of State Tax/ Assistant Commissioner of State Tax, as the case may be	3. Certified that no refund order, regarding the sum now in question has previously been granted and this order of refund has been entered in the original file under my signature.
	4. Please pay to the sum of Rs. [Rupees (in words)] on account of the above refund, whose bank details are given below: Name of Bank : Name of branch : Account type : Account No. : IFSC Code :
Treasury	Seal: Date: Place: Initials of Principal Commissioner of State Tax/ Deputy Commissioner of State Tax/ Assistant Commissioner of State Tax, as the case may be

Date of encashment	Received payment	Pay rupees only _____	
	Claimant's signature	Treasury/Sub-Treasury Officer Agent or Manager	
	Examined Accountant		